

এতেকাফৰ গুৰুত্ব, মহত্ব ও আৱশ্যেকীয় মাছাঈল

আল্লাহ পাকে কোৰআন শ্বৰীফত কৈছে:

وَلَا تُبَاشِرُوهُنَّ وَأَنتُمْ عَاكِفُونَ فِي الْمَسَاجِدِ

আৰু তোমালোকে মছজিদত এতেকাফ কৰা অৱস্থাত পত্নীৰ লগত
সংগত তথা সহবাস নকৰিবা। (ছুৰা আল বাকাৰাহ: ১৮৭)

এতেকাফ কাক বোলে

মছজিদত আল্লাহ তাআ'লাৰ(সন্তুষ্টিৰ)কাৰণে নিয়ত কৰি থকাক
এতেকাফ বোলা হয়।

এতেকাফৰ ফজিলত

হজৰত আঈশ্বা ৰাদীয়াল্লাহু আনহাই কৈছে: ৰাছুলুল্লাহ ছাল্লাল্লাহু
আলাইহি ৱাছাল্লামে ৰমজান মাহৰ অন্তিম দহদিনত এতেকাফ কৰা
কৰিছিল। (স্ম, ৱাৰুত-তাৱীখ, ১/১৫৬, ১১৮২)

ইমাম হুছেইন ৰাদীয়াল্লাহু আনহুৰ পৰা বৰ্ণিত আল্লাহৰ নবী
স্বাল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈছে: যিজনে ৰমজান মাহত দহদিন
এতেকাফ কৰিলে সি এনেকুৱা হৈ যায় যেন সি দুটা হজ্জ আৰু দুটা
ওমৰাহ কৰিলে। (শু'ব-ই-ইমান, ১/১৫৬, ২৭৭৭-৩/২২৫)

মোঅতাকিফ অৰ্থাৎ এতেকাফত থকা জনে কোনো বেমাৰীৰ খবৰ
ল'ব নোযোৱা, জানাযাত উপস্থিত নোহোৱা, মহিলাক স্পৰ্শ তথা
সহবাস নকৰা, কোনো প্ৰয়োজনত নোযোৱা ছন্নত (অৰ্থাৎ হাদীচৰ
পৰা প্ৰমাণিত)।

কিন্তু আৱশ্যেকীয় প্ৰয়োজনতাৰ বাবে সুকীয়া। এতেকাফ
ৰোজা নাৰাখাকৈ নহ'ব আৰু জামাত হোৱা মছজিদত

এতেকাফ কৰা। (سنن أبي داود، كتاب الصيام، باب المعتكف يعود
المريض، ২/ ৩৭২-৩৭৩)

এতেকাফ শুদ্ধ হ'বলৈ চৰ্ত

এতেকাফত থকা জন; ১) মুছলমান হ'ব লাগিব। ২) এতেকাফৰ নিয়ত
কৰিব লাগিব। ৩) জ্ঞানী হ'ব লাগিব, বালিগ অৰ্থাৎ প্ৰাপ্তবয়স্ক হোৱাটো
চৰ্ত নহয় অথচ এনেকুৱা নাবালক যিয়ে ভাল বেয়াৰ মাজৰ পৃথকতা
বুজি পায়, সি এতেকাফৰ নিয়তত মছজিদত থাকিলে এতেকাফ শুদ্ধ
হ'ব। ৪) নাপাকি তথা হায়েজ(মাহেকীয়া), নেফাছৰ(সন্তান জন্ম হোৱাৰ
পিছত চল্লিশ দিন পৰ্যন্তক নেফাছৰ কাল কোৱা হয়) পৰা পবিত্ৰ হ'ব
লাগিব। ৫) ৰোজা ৰাখিব লাগিব।

(الدر المختار و الرد المختار- كتاب الصوم باب الاعتكاف، ৩/ ৩২৮-৩২৯-ط-مكتبة وقفية)

এতেকাফ কোন কোন মছজিদত শুদ্ধ হ'ব

এতেকাফৰ বাবে জামে মছজিদত হোৱাটো চৰ্ত নহয় বৰঞ্চ প্ৰত্যেক
মছজিদতেই এতেকাফ শুদ্ধ হ'ব যদিও তাত পাঁচ ওৱাক্তৰ নামাজ
জামাতৰ সৈতে পঢ়া নহয়।

ৰমজানৰ শেষৰ দহদিনত এতেকাফ

ৰমজান মাহৰ অন্তিম দহদিনত এতেকাফ কৰা ছুন্নতে মোআক্কাদাহ
কিফায়া অৰ্থাৎ যদি সম্পূৰ্ণ মহলাৰ পৰা এজন ব্যক্তি এতেকাফত বহে
তেনেহলে সকলোৰে ফালৰ পৰা আদায় হ'ব। আৰু যদি এজনো
নবহে তেন্তে সকলো গুণাহগাৰ হ'ব।

এতেকাফৰ আৰম্ভণি ও সামৰণি

৩

ৰমজান মাহৰ শেষৰ দহদিনত এতেকাফত বহা ছন্নতে মোআক্কাদাহ।

অৰ্থাৎ বিশ ৰোজাৰ দিনা বেলি ডুবাৰ সময়ত মাগৰিবৰ আগতেই মছজিদৰ ভিতৰত এতেকাফৰ নিয়্যতত উপস্থিত হ'ব লাগিব। যদি মাগৰিবৰ পিছত এতেকাফৰ নিয়্যত কৰে তেন্তে ছন্নতে মোআক্কাদাহ আদায় নহ'ব অৰ্থাৎ ছন্নত এতেকাফ নহ'ব। আৰু ত্ৰিশ(৩০)ৰোজাৰ বেলি ডুবাৰ পিছত অথবা উনত্ৰিশৰ চান্দ দেখাৰ পিছত এতেকাফৰ পৰা ওলোৱা হ'ব।

ৰমজানৰ অন্তিম দহদিনৰ এতেকাফৰ বাবে ৰোজা চৰ্ত

ছন্নত এতেকাফ অৰ্থাৎ ৰমজানৰ শেষৰ দহদিনত যিটো এতেকাফ কৰা হয় তাৰ বাবে ৰোজা ৰখা চৰ্ত। এতেকে যদি কোনো ভ্ৰমণকাৰী বা ৰোগীয়ে ৰোজা নৰখাকৈ এতেকাফ কৰে তেন্তে ছন্নত আদায় নহ'ব বৰং এয়া নফল হ'ব। (শ্বৰিঅত সন্মত ভ্ৰমণকাৰীৰ প্ৰতি ৰোজা এৰি দিয়াৰ অনুমতি আছে)।

لدر المختار و الرد المختار - كتاب الصوم باب
الاعتكاف، ২/ ৩২৮ ط - مكتبة وقفية

মহিলাৰ এতেকাফ

ৰাজিব এতেকাফ হওঁক অথবা ছন্নত(যেনে ৰমজানৰ শেষৰ দহদিনত), অদৰকাৰত মছজিদৰ বাহিৰ হোৱা হাৰাম। যদি বাহিৰ হয় তেন্তে এতেকাফ ভঙ্গ হ'ব, পাহৰিয়েই নহওঁক কয়। তদুপ মহিলাৰ এতেকাফ, যিটো কোঠা বা কোণাত এতেকাফত বহিব তাৰ পৰা বিনা কাৰণত ওলাব নোৱাৰিব ঘৰৰ ভিতৰতেই নহওঁক কয় এতেকাফ ভঙ্গ হ'ব।

এতেকাফত থকা জনৰ দুটা প্ৰয়োজন,যাৰ কাৰণে মছজিদৰ পৰা বাহিৰত ওলোৱাৰ অনুমতি আছে

• ১ম-প্ৰাকৃতিক প্ৰয়োজন যেনে:শৌচ-প্ৰস্ৰাৱ। গোচল আৰু অজুৰ প্ৰয়োজন হ'লে গোচলৰ বাবে। কিন্তু গোচল আৰু অজুৰ বাবে এয়া চৰ্ত যে যদি মছজিদত নহয় অৰ্থাৎ মছজিদত এনেকুৱা কোনো ব্যৱস্থা আছে য'ত গা ধোব,অজু কৰিব পৰা যায় আৰু মছজিদত এটোপালো পানী নপৰে(কিয়নো মছজিদত অজু,গোছলৰ পানী পেলোৱা জায়েজ নাই) তেন্তে বাহিৰত ওলোৱাৰ অনুমতি নহ'ব। যথা মছজিদত পানী নপৰাকৈ ভিতৰতে অজু কৰাৰ সুবিধা থাকিলে বাহিৰত ওলোৱাৰ অনুমতি নাই,ওলালে এতেকাফ ভঙ্গ হ'ব। তদুপ মছজিদৰ গ্ৰাউণ্ডৰ ভিতৰত যদি শৌচালয়,বাথৰুম থাকে তেন্তে বাহিৰত যোৱাৰ অনুমতি নহ'ব,যদি যায় তেন্তে এতেকাফ ভঙ্গ হ'ব।

২য়-শ্বাৰঈ প্ৰয়োজন যেনে:জুমআ,আজান দিবৰ বাবে বাহিৰ ওলাব পাৰিব।

অন্যান্য মাছাঈল

শৌচ-প্ৰস্ৰাৱ,অজু আদিৰ পিছত দেৰি কৰাৰ অনুমতি নাই। জুমআৰ বাবে জামে মছজিদত ছানি আজানৰ অকমান আগত যোৱা উচিত যাতে আগৰ ছুনত পঢ়িব পাৰে বহুত আগত যোৱাৰ প্ৰয়োজন নাই তদুপ ফৰজৰ পিছৰ ছুনত পঢ়িয়েই এতেকাফলৈ অহা উচিত।



- এতেকাফৰ ভিতৰতে খোৱা-লোৱা, শূৱা আদি কৰিব লাগিব যে যদি এইবোৰৰ বাবে বাহিৰত আহে তেন্তে এতেকাফ ভঙ্গ হ'ব।
- যদি কোনো কাৰণত ৰোজা ভাঙি যায় তেন্তে এতেকাফ ভঙ্গ হ'ব। (ফাইজানে ৰমজান)
- এতেকাফ অকলে বা কেইবাজনো মিলিও কৰিব পাৰি।
- মছজিদৰ ভিতৰত স্বপ্নদোষ হ'লে ততাতৈয়াকৈ গা ধোৱা আৱশ্যেকীয় অন্যথা গুণাহগাৰ হ'ব।
- মছজিদৰ ভিতৰত অযথা কথা বতৰা নাপাতি কোৰআন শ্বৰীফ তিলাৱত বা অন্যান্য দ্বিনী কিতাপ পঢ়া উচিত। বেছি বেছিকৈ সমাজৰ কল্যাণৰ প্ৰতি দোআ কৰা উচিত।

وَاللّٰهُ اَعْلَمُ عَزَّوَجَلَّ وَرَسُوْلُهُ اَعْلَمُ صَلَّى اللّٰهُ تَعَالٰى عَلَيْهِ وَاٰلِهٖ وَسَلَّم

والله اعلم بالصواب
ইঞ্জামুল হক, দৰং, অসম

(بہار شریعت، ج-۵، ص ۱۰۲۰-۱۰۲۸)

+918638731917 Inzamul_78